

২৭মার্চ ২০২০- তভাৰতীয়ৰিজৰ্ভবেংকেআগবঢ়োৰামন্তব্যঅনুসৰিবিকাশআৰুনিয়ামকনীতিসমূহ (Covid19

নিয়ামকপেকেজ)জাৰীকৰাৰপিছতসংস্থাই১মার্চ ২০২০- বতৰিখৰপৰা৩মে ২০২০-

বতৰিখলৈকেঅন্তৰ্ভুক্তহোৱাঋণৰকিস্তিসমূহস্থগিতৰাখিব। যদিহেমাৰ্চমাহৰকিস্তিইতিমধ্যেপৰিশোধকৰাইছেতেঋণৰস্থগিতক
ৰণ৩মাহৰপৰিৱৰ্তেপৰৱৰ্তী২মাহৰবাবেপ্ৰযোজ্যহব। লগতেস্থগিতকৰণএইসময়ছোৱাতস্বইছাইপৰিশোধকৰাটকাকোনোআগতী
য়াপৰিশোধমাছুলঅবিহনেমূলধনৰলগতসংযোজনকৰাহব।

In line with Reserve Bank of India's Statement on Developmental and Regulatory Policies (The Covid 19 Regulatory Package) released on March 27, 2020, The company will give moratorium for the installments falling due between March 1, 2020 and May 31, 2020. If installment of March 2020 has already been paid, the moratorium will apply to the remainder of 2 months instead of three. However, if any voluntary payment of installment is received during the moratorium period, the amount shall be adjusted against the loan as part prepayment of principal without any prepayment charges